

তৃতীয় ভাৰত-আঞ্চলিক আৰ্থিক জনগোষ্ঠী(আৰইচি) বৈঠক

।

২০ আগষ্ট ২০১৪

বিদেশ সচিব (পশ্চিম) শ্ৰী দীননাথ খুল্লাৰে ২০-২১ আগষ্ট তাৰিখে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-আফ্ৰিকাৰ আঞ্চলিক আৰ্থিক জনগোষ্ঠীৰ তৃতীয় বৈঠকৰ সভাপতিত্ব কৰিব ।

আফ্ৰিকাত বহু সংখ্যক আঞ্চলিক আৰ্থিক জনগোষ্ঠী আছে আৰু তাৰ ভিতৰত আঠটা আফ্ৰিকা ইউনিয়নৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত । এই সমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে পূৱ আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ অভিন্ন বজাৰ সমূহ(চিওএমইএচএ),পূৱ আফ্ৰিকা জনগোষ্ঠী(ইএএচ),মধ্য আফ্ৰিকাৰ দেশ সমূহৰ আৰ্থিক গোষ্ঠী(ইচিচিএএচ),উন্নয়ন বিষয়ক আৰ্ন্ত চৰকাৰী কতৃপক্ষ(আইজিএডি),দক্ষিণ আফ্ৰিকা উন্নয়ন গোষ্ঠী(এচএডিচি),পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ আৰ্থিক গোষ্ঠী(ইচিওডল্লিওএএচ),চাহাল-চাহাৰা দেশসমূহৰ গোষ্ঠী (চিইএনএচএডি)আৰু আৰব মাঘৰেব ইউনিয়ন(ইউএমএ)।

প্ৰথম আৰু দ্বিতীয় ভাৰত-আৰইচি বৈঠক ২০১০ চনৰ নভেম্বৰ আৰু ২০১১ চনৰ নভেম্বৰ মাহত ক্ৰমান্বয়ে নতুন দিল্লীত অনুষ্ঠিত হয় ।এই বৈঠকত আৰইচিৰ উচ্চপদস্থ বিষয়া সকলৰ উপৰিও আৰইচিৰ চেফ্ৰেটেৰী জেনেৰেল অথবা অধ্যক্ষ ও উপস্থিত থাকিব ।

ভ্ৰমণৰত আৰইচৰ প্ৰতিনিধি দলটোৱে ২০ আগষ্ট তাৰিখে কেন্দ্ৰীয় বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল(অৱসৰ প্ৰাপ্ত)ভি.কে সিঙক সাক্ষাৎ কৰিব ।

আৰইচৰ প্ৰতিনিধি সকলে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগ,মন্ত্ৰণালয় আৰু সংস্থাৰ লগতে ঐক্যমতৰ জৰিয়তে গৃহিত হোৱা কাৰ্য্যসূচী তথা প্ৰকল্প সমূহৰ যুটীয়াভাৱে কাৰ্য্যত ৰূপায়ন কৰাৰ বাবে তেওঁলোকে নাগৰিক সমাজ সংস্থাৰ সৈতেও সাক্ষাৎ কৰিব । এই সমূহৰ ভিতৰত অৰ্ন্তভুক্ত হৈছে কৃষি গৱেষণা আৰু শিক্ষা বিভাগ(ডিএআৰই),টিলেনিয়াৰ বেয়াৰফুট কলেজ,দ্যা এনাৰ্জি এন্ড ৰিচাৰ্চ ইনষ্টিটিউট(টেৰি)ইত্যাদি ।২০ আগষ্ট ২০১৪ তাৰিখে সন্ধিয়া কনফেডাৰেশ্বন অৱ ইন্ডিয়ান ইনদ্যাষ্ট্ৰিয়ে(চিআইআই)ভাৰতীয় বাণিজ্য সমাজৰ শীৰ্ষস্থানীয় প্ৰতিনিধি বৰ্গৰ সৈতে আৰইচৰ এখনি মত বিনিময়ৰ অধিবেশনৰ আয়োজন কৰিছে ।

২১ আগষ্ট ২০১৪ তাৰিখে আৰইচৰ সৈতে টেলিকমিউনিকেশ্বন কনচালটেন্টচ ইন্ডিয়া লিমিটেড(টিচিআইএল)আৰু ইন্ডিয়ান কাউন্সিল অৱ ৱৰ্ল্ড এ্যাফেয়াৰ্স(আইচিডব্লিউএ)ৰ সৈতেও বৈঠক অনুষ্ঠিত কৰিব ।

আফ্ৰিকাৰ আৰইচিয়ে এখন অভিন্ন বজাৰ প্ৰস্তুত কৰাৰ বাবে আৰু গুণগত মানদণ্ড আৰু নিয়মাবলীৰ মাজত সামঞ্জস্য ৰক্ষাৰ লক্ষ্যৰে নিৰন্তৰ ভাৱে কাম কৰি আহিছে তথা আফ্ৰিকাৰ দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছে । প্ৰতিষ্ঠান নিৰ্মাণ,মানৱ সম্পদ উন্নয়ন,খাদ্য আৰু কৃষি প্ৰক্ৰিয়াকৰনৰ ক্ষেত্ৰত আৰইচি ভাৰতৰ সৈতে সহযোগিতা বৃদ্ধি কৰাত অধিক আগ্ৰহী । ভাৰত আৰু আফ্ৰিকাৰ মাজত সম্বন্ধ সুদৃঢ় কৰাৰ হেতু তৃতীয় ভাৰত-আৰইচৰ বৈঠকে এক উপযুক্ত মঞ্চ প্ৰস্তুত কৰাত সহযোগ কৰিব ।

২০ আগষ্ট ২০১৪